

খৰাং বা অনাবৃষ্টিৰ (Drought/ Dry spell) সময়ত কৰিবলগীয়া আৰু নকৰিবলগীয়া সমূহ কৰিবলগীয়াসমূহ:

- সতৰ্কতা, উল্লতিকৰণ বা নিৰ্দেশনাৰ বাবে ৰেডিঅ' শুনক, টিভি চাওক আৰু বাতৰি কাকত পঢ়ক।
- বৰষুণৰ পানী ধৰি ৰখাৰ অভ্যাস কৰক।
- বাৰিষা আৰম্ভ হোৱাৰ আগত স্থানীয় পানী ধৰা ঠাই সমূহ মেৰামতি কৰক।
- ভূ-পৃষ্ঠৰ পানী বঢ়াবলৈ গভীৰ গাঁত খান্দিব।
- পানী সংৰক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰক।
- গা ধুবলৈ চাৱাৰৰ সলনি বাল্টি ব্যৱহাৰ কৰক।
- মজিয়া চাফা কৰিবলৈ ধাৱমান পানীৰ সলনি তিতা কাপোৰ ব্যৱহাৰ কৰিব।
- শৌচাগাৰ নিৰ্মাণ কৰক যাতে কম পানীতে চাফা হয়।
- লিকেজ প্ৰতিৰোধ কৰিবলৈ নিয়মিতভাৱে টেংকি, টেপবোৰ নিৰীক্ষণ কৰি থাকিব।
- যিমান পাৰে পানী পুনৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব।
- জীৱন-শৈলীত পানী সংৰক্ষণ অভ্যাস গঢ়ি তোলাক।
- বনানীকৰণৰ বাবে উৎসাহিত হওক।
- জৈৱ-ডিজেল উত্তৰণৰ বাবে ভোতএৰা আৰু পংগ'মিয়া গছ ৰোপণ কৰক।

নকৰিবলগীয়া সমূহ:

- পানীৰ একেবাৰে অপব্যৱহাৰ নকৰিব।
- গছ-গছনি আৰু অৰণ্য নাকাটিব।
- চাদৰ পৰা পৰি থকা বৰষুণৰ পানী নষ্ট নকৰিব।
- হাত-ভৰি ধোৱা বা কাহি বাতি ধোওতে প্ৰৱাহমান পানীৰ ব্যৱহাৰ নকৰিব।
- ঘৰুৱা নৃত্যকৰ্মৰ বাবে পাইপেৰে পানী ব্যৱহাৰ নকৰিব।

খৰাং বা অনাবৃষ্টিৰ (Drought/ Dry spell) কৃষিৰ পথাৰত কৰিবলগীয়া আৰু নকৰিবলগীয়া সমূহ

কৃষিৰ পথাৰত কৰিবলগীয়াসমূহ

- বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থা কৰক। বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থাসমূহ যেনে- পাম পুখুৰী, সমূহীয়া টেংক, জলচ্ছেদ আদিয়ে জীৱন ৰক্ষা কৰিব পাৰে।
- বাৰিষা আৰম্ভ হোৱাৰ আগত স্থানীয় পানী জমা কৰা ঠাইসমূহ মেৰামতি কৰি ৰাখিব লাগে।
- খৰাং সহিষ্ণু জাত বা কম পানী ব্যৱহৃত শস্যৰ জাত ব্যৱহাৰ কৰিব লাগে।
- স্পীংকলাৰ বা টুপ-টুপকৈ পানী পৰা জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। শস্যসমূহত আবেলি পানী দিব লাগে।
- পানী সংৰক্ষণৰ পদ্ধতি সমূহ অবলম্বন কৰিব লাগে।
- মজুত পানীৰ সমলৰ পৰা জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।
- শস্যৰ পথাৰৰ পৰা বন-বাত সমূহ আতৰাই ৰাখিব।

- বাৰিষা আৰম্ভ হোৱা দেখি হ'লে বা খৰাং পৰিস্থিতিৰ সৃষ্টি হ'লে সেই পৰিস্থিতিৰ লগত খাপ খোৱাকৈ যথাযথ শস্যৰ ক্ৰম নিৰ্বাচন কৰা।
- কম দিনীয়া আৰু কম পানী ব্যৱহৃত শস্যৰ খেতি কৰিবলৈ কৃষক সকলক উৎসাহ জগাব লাগে।
- তাৎক্ষণিক বিতৰণৰ বাবে আগতিয়াকৈ ভাল বীজৰ সংগ্ৰহ কৰি ৰাখিব লাগে।
- কৃষকসকলে মাটিত আভৰণ দিয়া বা বন-বাত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব পাৰে।
- বনানিকৰণৰ বাবে উৎসাহ জগাব লাগে।
- পশুধনৰ বাবে উন্নত মানৰ ঘাঁহ যুগুত কৰিব লাগে।
- কৃষকসকলক শস্যৰ বীমাকৰণৰ বাবে উৎসাহ জগাব লাগে।
- শস্য শুহি খোৱা পোক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে।
- নাইট্ৰজেন আৰু সূক্ষ্ম মৌল সমূহৰ ফলিয়াৰ স্প্ৰে কৰিব লাগে।
- পথাৰত গছৰ সংখ্যা কমাই দিব লাগে যাতে মাটিৰ আদ্ৰতা কমি নাযায়।
- সাৰ প্ৰয়োগৰ মাত্ৰা কমাই দিব বা প্ৰয়োগৰ সময় পিছোৱাই দিব লাগে।

কৃষিৰ পথাৰত নকৰিবলগীয়া সমূহ

- বেছি পানী ব্যৱহৃত শস্য বা শস্যৰ জাত ব্যৱহাৰ কৰিব নালাগে।
- পুৱাৰ ভাগত জলসিঞ্চনৰ ব্যৱস্থা নকৰিব।